

## ভূটান প্রধানমন্ত্ৰীৰ ভাৰত লৈ চৰকাৰী ভ্ৰমণ সম্বন্ধে যুটিয়া প্ৰেছ বিজ্ঞপ্তী জাৰি

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আমন্ত্ৰণক্ৰমে ভূটানৰ প্ৰধানমন্ত্ৰী লিওনছেন চেৰিঙ  
টোবগেয়ে ১০-১৮ জানুৱাৰী ২০১৫ তাৰিখে চৰকাৰী ভ্ৰমণত ভাৰতলৈ  
আহে। প্ৰধানমন্ত্ৰী গৰাকীৰ ভ্ৰমণ কাৰ্য্যসূচীৰ ভিতৰত আছিল ২০১৫ চনৰ  
১১-১৩ জানুৱাৰী গুজৰাটৰ আহমেদাবাদ, ১৪-১৫ জানুৱাৰী নতুন  
দিল্লী, ১৬-১৮ জানুৱাৰী বুদ্ধগয়া আৰু বাৰাণসী।

ভূটানৰ প্ৰধানমন্ত্ৰীৰ পত্নী আউম টাচি দোমা, সন্মানীয় বিদেশমন্ত্ৰী মিনমিন  
ডোৰজি, সন্মানীয় আৰ্থিক বিষয়ক মন্ত্ৰী নৰবো উৰাংচুঙ আৰু ভূটান ৰাজ  
চৰকাৰৰ উচ্চপদস্থ আমোলা বিষয়া সকল প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ  
সহযোগি হব।

আহমেদাবাদত ভূটান প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাইব্ৰেণ্ট গুজৰাট সনমিলনত  
অংশ গ্ৰহণ কৰে আৰু নৰেন্দ্ৰ মোদীৰ উদ্যোগত গুজৰাটত স্থাপিত হোৱা  
সফল প্ৰকল্পসমূহ পৰিদৰ্শন কৰে। পৰিদৰ্শন কৰা প্ৰকল্পসমূহৰ মাজত আছে  
গুজৰাট ইন্টাৰনেছনেল ফিন্যান্স টেক-চিটি (জিআইএফটি), সৌৰপাৰ্ক, কৌশল  
বৰ্ধন কেন্দ্ৰ (স্কিল ডেভেলপমেন্ট ইনষ্টিটিউট), সবৰমতী নদী তীৰ, গৰিমা  
পাৰ্ক আৰু কিড্‌চ চিটি। প্ৰধানমন্ত্ৰী গৰাকীয়ে বড়নগড়ৰ বৌদ্ধ ধৰ্মীয় স্থান  
পৰিদৰ্শন কৰে।

১১ জানুৱাৰী ২০১৫ তাৰিখে ভূটানৰ প্ৰধানমন্ত্ৰী চেৰিঙ টোবগেয়ে ভ্ৰমণৰত  
অন্যান্য সম্ভ্ৰান্ত গণ্যমান্য ব্যক্তি সকলৰ সৈতে ভাইব্ৰেণ্ট গুজৰাট সনমিলনৰ  
উদ্বোধনী অনুষ্ঠানত ভাষণ দিয়ে। সন্মিলনৰ প্ৰাৰম্ভণিতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ  
মোদীয়ে আমন্ত্ৰিত সম্ভ্ৰান্ত ব্যক্তি সকলৰ সৈতে পোৱাৰ ভাগত মিলিত হয়

।প্রধানমন্ত্রী গৰাকীয়ে সন্মানিত অভ্যাগত সকলক দুপৰীয়াৰ ভোজমেলৰে অপ্যায়িত কৰে ।

১০ জানুৱাৰী ২০১৫ তাৰিখে ভূটানৰ প্ৰধানমন্ত্ৰী চেৰিঙ টোবগে প্ৰদানমন্ত্ৰী শ্ৰী মোদীৰ সৈতে বৈঠকত মিলিত হয় আৰু দ্বিপাক্ষিক বিষয়সমূহৰ বিস্তৃতভাৱে আলোচনা কৰে আৰু অভিন্ন গুৰুত্ব আৰু উদ্বোধন আঞ্চলিক আৰু আৰ্ন্তজাতিক বিষয়েও আলোচনা কৰে । উভয় প্ৰধানমন্ত্ৰী ভাৰত আৰু ভূটানৰ মাজত স্পষ্ট থকা বৰ্তমানৰ বন্ধুত্বপূৰ্ণ আৰু নিবিৰ বুজাপৰাপূৰ্ণ সম্পৰ্কৰ বাবে সন্তোষ্টি প্ৰকাশ কৰে আৰু এই সম্পৰ্ক আৰু অধিক শক্তিশালি কৰি তোলাৰ বাবে সন্মতি প্ৰকাশ কৰে ।

দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে দুয়োদেশৰ মাজত থকা জলবিদ্যুত ক্ষেত্ৰসমূহত সহযোগিতা দুয়োদেশৰ কাৰনে উপযোগিতা পূৰ্ণ আৰু দুয়োদেশৰ মাজত উইন-উইন পৰিবেশৰ মাজত প্ৰস্তুত কৰা হৈছে বুলি ঐক্যমত পোষণ কৰে । আৰ্ন্তচৰকাৰী মডেলৰ অধীনত ২৯৪০ মেগাৱাট বিদ্যুত উতপাদন ক্ষমতা সম্পন্ন নিৰ্মিয়মাণ তিনিটা জলবিদ্যুত প্ৰকল্পৰ অগ্ৰগতি সম্পৰ্কে দুই গৰাকী প্ৰধানমন্ত্ৰীয়ে সন্তোষ্টি প্ৰকাশ কৰে । ভাৰত-ভূটান যুটীয়া উদ্যোগত দহ হাজাৰ মেগাৱাট বিদ্যুত উতপাদনৰ উদ্যোগৰ দায়বদ্ধতাৰ প্ৰকাশ কৰে । তেওঁলোকে ২১২০ মেগাৱাট বিদ্যুত উতপাদন ক্ষমতা সম্পন্ন চাৰিটা যুটীয়া উদ্যোগৰ প্ৰকল্পৰ ক্ষীপ্ৰতাৰে সম্পন্ন কৰাৰ কাৰনে আগ্ৰহ প্ৰকাশ কৰে ।

ভূটানৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে পাছত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰীমতী আনন্দিবেন পেটেলৰ সৈতো সাক্ষাত কৰে । গুজৰাটৰ পৰা ভূটানে বিনিয়োগ আৰু বাণিজ্যিক সম্ভাৱনাসহ ভূটান আৰু গুজৰাটৰ সহযোগিতাৰ ক্ষেত্ৰ সমূহৰ বিষয়ে তেওঁলোকে আলোচনা কৰে ।

নতুনদিল্লীত ভূটানৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকীৰ সৈতে  
সাক্ষাত কৰে ।তেওঁলোকে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙ বিদেশ পৰিক্ৰমা  
মন্ত্ৰী শ্ৰীমতী সুসমা স্বৰাজ,বিত্তমন্ত্ৰী শ্ৰী অৰুণ জেটলি,প্ৰতিৰণা মন্ত্ৰী শ্ৰী  
মনোহৰ পাৰিকৰ,বিদ্যুত মন্ত্ৰী পিশুশ গোৱেল,ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা শ্ৰী  
অজিত ডোভাল আৰু বিদেশ সচিব শ্ৰীমতী সুজাতা সিঙক সাক্ষাত কৰে ।

উল্ল আৰু বন্ধুত্বপূৰ্ণ পৰিবেশৰ মাজত অনুষ্ঠিত বৈঠকসমূহত দুয়োদেশৰ  
মাজত বিদ্যমান এক অনন্য আৰু বিশেষ সম্পৰ্কৰ বৈশিষ্ট্য প্ৰতিফলিত হয়  
আৰু পাৰস্পৰিক আস্থা,সহযোগিতা আৰু বুজাপৰাৰ মাজত অনুষ্ঠিত হৈছিল  
।

১৬-১৮ জানুৱাৰী ২০১৫ তাৰিখে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে বাৰানগসী আৰু  
বোধগয়াৰ পবিত্ৰস্থান সমূহ পৰিদৰ্শন কৰে ।ভূটানৰ জনসাধাৰণে যি সময়ত  
তেওঁলোকৰ চতুৰ্থ ৰজা জিগমে সিংগে ৰাংচুকৰ ষাটতম জন্ম বাৰ্ষিকী  
উদযাপন কৰে সেই একেই বিশেষ বছৰটোত ভাৰতৰ জনসাধাৰণৰ তৰফৰ  
পৰা ভূটানৰ প্ৰধানমন্ত্ৰীক বোধগয়াত এটা বোধিবৃক্ষৰ চৰাগছ ূপহাৰ  
স্বৰূপে প্ৰদান কৰা হৈছিল ।

ভূটানৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ দুয়োদেশৰ শীৰ্ষ স্তৰীয় ভ্ৰমণ বিনিময়ৰ  
ঐতিহ্যৰে পুণৰ উদ্ঘাৰিত এক উদাহৰন আৰু দুই নিকট বন্ধুৰ মত  
বিনিময়ৰ নিদৰ্শন । ভাৰত আৰু ভূটানৰ মাজত স্পষ্ট সফল দ্বিপাক্ষিক  
সম্পৰ্কক এই ভ্ৰণে আৰু অধিক শক্তিশালি কৰি তুলিব ।

নতুন দিল্লী

১৮ জানুৱাৰী ২০১৫